

BERGER PAINTS INDIA LIMITED
Loss of Share Certificates
NOTICE

Notice is hereby given that the following Share Certificates of Berger Paints India Limited having registered office at Berger House, 129, Park Street, Kolkata 700017 have been lost, misplaced, stolen and/or are untraceable:

Member's Regd. folio	Share Certificate No(s.)	No. of Shares	Distinctive Nos. From To
21EM0336	406231	2400	404495437 - 404497836

Application has been made by the registered Shareholder to the Company for issue of duplicate share certificate in replacement of the above. Any person having any objection to the issue of duplicate Share certificate as aforesaid is required to lodge with the Company at the above address or to its Registrars **C B MANAGEMENT SERVICES (P) LTD., P-22, Bondel Road, Kolkata-700 019** his/her/their objection thereto within 15 days from the date of publication.

Mr. Ramesh Vasant Naik
1/5, Pancharati Co-OP. Housing Society Ltd.
1st Floor, Nr. Abhishek Hospital, Bhatwadi,
Barve Nagar, Ghatkopar (West)
Mumbai - 400084

Date : 6.5.2021

THE ANUP ENGINEERING LIMITED
CIN : L29306GJ2017PLC099085
Regd. Office: Behind 66 KV Elec. Sub-Station, Odhav Road, Ahmedabad - 382 415 T - +91 79 2287 2833, 0622, F - +91 79 2287 0642
Email : investorconnect@anupengg.com Website : www.anupengg.com

NOTICE

Notice is hereby given pursuant to Regulation 29 read with Regulation 47(1)(a) of the SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015, that the meeting of the Board of Directors of the Company scheduled to be held on Friday, 14th May 2021 at Ahmedabad *inter-alia* to consider and approve, among other items, the Audited Standalone and Consolidated Financial Results of the Company for the quarter and year ended on 31st March 2021.

The Notice of this meeting is also available on the Company's website at www.anupengg.com and also on the Stock Exchanges' websites at www.nseindia.com and www.bseindia.com.

For The Anup Engineering Limited
Sd/-
Chintankumar Patel
Company Secretary

Ahmedabad
6th May 2021

"IMPORTANT"

Whilst care is taken prior to acceptance of advertising copy. It is not possible to verify its contents. The Indian Express Limited cannot be held responsible for such contents, nor for any loss or damage incurred as a result of transactions with companies, associations or individuals advertising in its newspapers or publications. We therefore recommend that readers make necessary inquiries before sending any monies or entering into any agreements with advertisers or otherwise acting on an advertisement in any manner whatsoever. Registered letters are not accepted in response to box number advertisement."

GREENPANEL INDUSTRIES LIMITED
Registered Office: Makum Road, Tinsukia, Assam-786125
Corporate Office: Thapar House, 2nd Floor, 163, S.P. Mukherjee Road, Kolkata-700026
Phone No. (033)-4084-0600. Fax No.: (033) 2464-5525, CIN: L20100AS2017PLC018272
Email: investor.relations@greenpanel.com; Website: www.greenpanel.com

NOTICE

Pursuant to Regulation 29 read with Regulation 47 of the Securities and Exchange Board of India (Listing Obligations and Disclosure Requirements) Regulations, 2015, notice is hereby given that a meeting of the Board of Directors of the Company is scheduled to be held on Friday, May 14, 2021, *inter-alia*, to consider approve and take on record the standalone and consolidated audited financial results of the Company for the year ended March 31, 2021.

Further to inform that, pursuant to the provisions of the SEBI (Prohibition of Insider Trading) Regulations, 2015 and Company's Code of Conduct to Regulate, Monitor and Report Trading in Securities of the Company, the Trading Window for dealing in shares of the Company has already been closed for the Designated person and their immediate relatives with effect from April 01, 2021 and will be reopened on May 17, 2021 i.e. after expiry of 48 hours of submitting the above referred Financial Results of the Company to the Stock Exchanges.

The said Notice may be accessed on the Company's website at <https://www.greenpanel.com/investor-updates> and may also be accessed on the Stock Exchange websites at <http://www.bseindia.com> and <http://www.nseindia.com>.

For Greenpanel Industries Limited
Sd/-
Lawkush Prasad
Company Secretary & AVP-Legal

Date : May 6, 2021
Place : Kolkata

DRC SYSTEMS INDIA LIMITED
[CIN: L72900GJ2012PLC070106]
Registered Office: 24th Floor, GIFT Two Building, Block No. 56, Road-5C, Zone-5, GIFT CITY, Gandhinagar, Taluka & District - Gandhinagar - 382 355
Tel: +91 79 67772222
Email: ir@drcsystems.com Website: www.drcsystems.com

NOTICE OF THE BOARD MEETING

Notice is hereby given that pursuant to Regulation 29 read with Regulation 47 of SEBI (LODR) Regulations, 2015, a meeting of the Board of Directors of the Company will be held on Friday, May 14, 2021, *inter alia*, to consider, approve and take on record the Audited Financial Results of the Company for the quarter and year ended on March 31, 2021.

The information contained in this Notice is available on the website of the Stock Exchanges, where the Equity Shares of the Company are Listed i.e. www.bseindia.com and www.nseindia.com and will also be available on the website of the Company i.e. www.drcsystems.com.

For DRC Systems India Limited
Sd/-
Jainam Shah
Company Secretary

Place : Gandhinagar
Date : May 06, 2021

OCTAL CREDIT CAPITAL LIMITED
16A, Shakespeare Sarani, Unit II,
2nd Floor, Kolkata - 700 071

NOTICE

Notice is hereby given that the Board of Directors of the Company have decided to meet on Friday, the 14th May, 2021 at 4:00 P.M at its Registered office of the company to consider and take on record the Audited Financial Results for the year ended on 31st March, 2021

Place: Kolkata
Date: 6th May, 2021
Sweety Dassani
(Company Secretary)

BAID MERCANTILES LIMITED
58, Elliot Road, 2nd Floor,
Kolkata-700 016

NOTICE

Notice is hereby given that the Board of Directors of the Company have decided to meet on Friday, the 14th May, 2021 at 4:00 P.M at its Registered office of the company to consider and take on record the Audited Financial Results for the year ended on 31st March, 2021

Place: Kolkata
Date: 6th May, 2021
Saloni Sharma
(Company Secretary)

ADVERTORIAL

Badve Group of Industries Chairman Shri. Shankar Prabhakar Badve passes away at 82.



14th November, 1938 – 4th May, 2021

Elder Son Shri. Shrikant - Smt. Supriya, Sumedh, and Swastid; Daughter Dr. Sandhya Dr. Nitin Burkule, Bilva and Snigdha; and Younger Son Shri. Sanjay - Smt. Yogita, Atharva, and Shreya.

Pune: Shankar Prabhakar Badve, Chairman of Badve Engineering Limited and Badve Group of Industries, one of India's leading Automobile OEM Components Company, breathed his last at 82, of a heart attack after a brief illness, at Pune in the early morning on Tuesday, 4th May, 2021.

Fondly known as 'Dada' among the entire Badve family and the group, Shri. Shankar Badve was born in pre-independence India, at Jodhpur, in 1938. His father Dr. Prabhakar Badve was a veteran doctor in the Indian Armed Services. Shri. Shankar Badve, after completing his Graduation in Mechanical Engineering from the College of Engineering Pune, had a four decade stint at Bajaj Auto Limited where he superannuated as the Head of the Three Wheeler Division.

Post his retirement, Shri. Shankar Badve guided his son, Shri. Shrikant Badve, in steering the growth of Badve Group of Companies to a pan India across 7 Indian states with 28 state-of-the-art manufacturing facilities catering to the reputed auto motive OEM's viz. Bajaj Auto, Honda Motorcycles, Hero Moto Corp, Jaguar Land Rover, Tata Motors, Mahindra & Mahindra, Ashok Leyland, Eicher Volvo, Royal Enfield, Suzuki Motors, Piaggio, Escorts, Faurecia, Brose, Exide, LG Electronics, etc.

Shri. Shankar Badve was one of the finest examples of the Indian patriarch who held together, all his customers, employees, investors and other business partners, happy & living up to their growth.

He professed & embodied the "Make in India" philosophy as a way of life and not merely a slogan but an evident reality of Badve Group.

Shri. Shankar Badve is survived by his spouse Smt. Kumud,

This advertisement is for information purposes only and does not constitute an offer or an invitation or a recommendation to purchase, to hold or sell securities. This is not an announcement for the offer document. All capitalized terms used herein and not defined herein shall have the meaning assigned to them in the letter of offer dated March 8, 2021 (the "Letter of Offer" or "LOF") filed with the stock exchange, namely BSE Limited ("BSE") and the Securities and Exchange Board of India ("SEBI").



EMERALD LEASING FINANCE AND INVESTMENT COMPANY LIMITED

Our Company was incorporated under the Companies Act, 1956 in New Delhi as "Emerald Leasing Finance and Investment Company Limited" on November 22, 1983 vide Certificate of Incorporation issued by the Registrar of Companies, National Capital Territory of Delhi & Haryana. Our Company obtained certificate of Commencement of Business on December 16, 1983. Our Company was granted certificate of registration dated November 20, 2015 by the Reserve Bank of India to carry on the business of Non-Banking Financial Institution. The Corporate Identity Number of our Company is L65933CH1983PLC041774. For details on change of Registered Office of our Company, please refer to chapter titled "General Information" beginning on page 36 of the Letter of Offer.

Registered Office: SCO 7, Industrial Area, Phase II, Chandigarh - 160002, India. Tel: 0172 - 4005659; Fax: 0172 - 4603859;
Contact Person: Mrs. Amarjeet Kaur, Company Secretary and Compliance Officer. E-mail: info@emeraldfin.com; Website: www.emeraldfin.com

PROMOTERS OF OUR COMPANY: MR. SANJAY AGGARWAL, MRS. ANUBHA AGGARWAL, MR. RAM SWAROOP AGGARWAL AND MRS. ANU AGGARWAL

BASIS OF ALLOTMENT

The Board of Directors of Emerald Leasing Finance & Investment Limited wishes to thank all its members and investors for their response to the Company's Rights Issue of Equity Shares, which opened for subscription on Monday, March 22, 2021 and closed on Tuesday, April 20, 2021. The last date for on market renunciation of Rights Entitlement was Thursday, April 01, 2021. Out of a total of 311 Applications received for 1,89,16,516 Equity Shares (including 83 Applications for 18,49,610 shares received through R-WAP), 144 Applications received for 2,68,216 Equity Shares were rejected due to technical rejections and 9 Applications received for 45,357 Equity Shares were rejected due to duplicate bid entries. The total number of valid applications received were 158 Applications for 1,86,02,943 Equity Shares aggregating to Rs. 18,60,29,430 which was 93.01% of the issue size. As disclosed in the Letter of Offer dated March 08, 2021, the promoter, promoter group entities had undertaken to subscribe to the undersubscribed portion of the Rights Issue. Accordingly, one of the promoter subscribed to the unsubscribed portion of 13,97,057 Equity Shares aggregating to Rs. 1,39,70,570/- and thus the rights issue was fully subscribed. In accordance with the Basis of Allotment finalized on May 3, 2021, in consultation with the Lead Manager, the Registrar to the Issue and BSE Limited, the Designated Stock Exchange for the Issue, the Company has on May 4, 2021 allotted 2,00,00,000 Equity Shares to the successful applicants. All valid applications including additional application made by one promoter to subscribed to the unsubscribed portion have been considered for Allotment.

1. Basis of Allotment:

Category	No. of Applications	Number of Rights Equity Shares Allotted - against Entitlement	Number of Rights Equity Shares Allotted - Against valid additional shares	Total Rights Equity Shares Allotted
Eligible Shareholders	127	1,06,57,911	11,38,319	1,17,96,230
Renounees	31	52,58,884	15,47,829	68,06,713
Unsubscribed portion allotted to promoter			13,97,057	13,97,057
Total	158	1,59,16,795	40,83,205	2,00,00,000

2. The break-up of Applications after Technical Rejections/Partial Rejections (both ASBA process and R-WAP facility) is given below:

Category	Gross ^a			Less: Rejections/Partial Amount			Valid		
	Applications	Shares	Amount (₹)	Applications	Shares	Amount (₹)	Applications	Amount (₹)	
Eligible Equity Shareholders	129	1,19,45,102	11,94,51,020	2	1,48,872	14,88,720.00	127	1,17,96,230	11,79,62,300
Renounees	173	69,26,057	6,92,60,570	142	1,19,344	11,93,440.00	31	68,06,713	6,80,67,130
Unsubscribed portion		13,97,057	1,39,70,570		-	-		13,97,057	1,39,70,570
Total	302^a	2,02,68,216	20,26,82,160	144	2,68,216	26,82,160.00	158	2,00,00,000	20,00,00,000

^aThe Gross Applications excludes Duplicate Bid Entries.

Intimation for allotment/refund/rejections cases: The dispatch of allotment advise cum refund intimation and intimation for rejection, as applicable, to the investors by e-mail only, have been completed on May 4, 2021. The instruction to (i) HDFC Bank Limited ("Bankers to the Issue") for processing refund through NACH/NEFT/RTGS/direct credit of applications made using R-WAP facility was given on May 4, 2021 and (ii) SCBSs for unblocking of funds in case of ASBA Applicants were given on May 4, 2021.

The Company has filed the listing application seeking permission for listing of 2,00,00,000 equity shares issued on Rights Basis with the BSE on May 4, 2021. The listing application filed by the Company has been approved by BSE vide their letter no. DCS/PREF/IP/RT/1216/2021-22 dated May 5, 2021. The Company will make application seeking permission for trading of 2,00,00,000 equity shares issued on Rights Basis with the BSE.

Credit of equity shares to the respective demat accounts of the shareholders in respect of Allotment in dematerialized form has been completed on May 6, 2021. The trading in equity shares issued in the rights issue shall commence on the stock exchanges at BSE on receipt of trading permission. The trading is expected to commence from May 7, 2021. In accordance with SEBI circular dated January 22, 2020, the request for extinguishment of Rights Entitlement has been sent to NSDL and CDSL on May 6, 2021.

INVESTORS MAY PLEASE NOTE THAT EQUITY SHARES ISSUED PURSUANT TO THIS RIGHTS ISSUE SHALL HAVE THE SAME ISIN (I.E. INE030Q01015) AS THE EXISTING LISTED EQUITY SHARES. INVESTORS ARE FURTHER ADVISED TO NOTE THAT THOUGH THESE EQUITY SHARES MAY GET CREDITED TO THEIR RESPECTIVE DEPOSITORY ACCOUNTS, THEY SHOULD TRADE IN SUCH EQUITY SHARES ONLY AFTER ASCERTAINING THAT TRADING APPROVAL HAS BEEN ISSUED AND NOTIFIED BY BSE. THIS INFORMATION WOULD ALSO BE POSTED ON THE WEBSITE OF THE STOCK EXCHANGE. INVESTORS MAY PLEASE NOTE THAT THE RIGHTS EQUITY SHARES CAN BE TRADED ON THE STOCK EXCHANGE ONLY IN DEMATERIALIZED FORM.

DISCLAIMER CLAUSE OF SECURITIES AND EXCHANGE BOARD OF INDIA ("SEBI"): It is to be distinctly understood that the submission of the Letter of Offer to SEBI should not in any way be deemed or construed that the same has been cleared or approved by SEBI. Investors are advised to refer to the Letter of Offer for the full text of the "Other Regulatory and Statutory Disclosures - Disclaimer Clause of SEBI" on page 115 of the Letter of Offer.

DISCLAIMER CLAUSE OF BSE (Designated Stock Exchange): It is to be distinctly understood that the permission given by BSE should not in any way be deemed or construed that the Letter of Offer has been cleared or approved by BSE, nor does it certify the correctness or completeness of any of the contents of the Letter of Offer. Investors are advised to refer to the Letter of Offer for the full text of the "Disclaimer Clause of the BSE" on page 118 of the Letter of Offer.

All capitalized terms used but not defined herein shall have the meanings assigned to them in the Letter of Offer dated March 8, 2021. Any correspondence in respect of allotment of Rights Equity Shares pertaining to the Issue may be addressed to the Registrar to the Issue at the address mentioned below.

LEAD MANAGER TO THE ISSUE	REGISTRAR TO THE ISSUE	COMPANY SECRETARY AND COMPLIANCE OFFICER
KEYNOTE Keynote Financial Services Limited (formerly Keynote Corporate Services Limited) The Ruby, 9th Floor, Senapati Bapat Marg, Dadar (W), Mumbai - 400028 Tel. No.: +91 - 22 - 6826 6000 Email: mbd@keynoteindia.net Website: www.keynoteindia.net Contact Person: Ms. Pooja Sanghvi SEBI Registration No: INM 000003606	MAS Services Limited T-34, 2nd Floor, Okhla Industrial Area, Phase II, New Delhi - 110020 India Tel. No: +91 11 2638 7281-83 E-mail: info@masserv.com Website: www.masserv.com Contact Person: Mr. Sharwan Mangla SEBI Registration No: INR 000000449	Mrs. Amarjeet Kaur Emerald Leasing Finance and Investment Company Limited SCO 7, Industrial Area, Phase II, Chandigarh 160 002, India Tel: 0172 - 4603859; Fax: 0172 - 4603859 E-mail: cs@emeraldfin.com; Website: www.emeraldfin.com

The level of subscription should not be taken to be indicative of either the market price of the equity shares or the business prospects of the company.

For EMERALD LEASING FINANCE AND INVESTMENT COMPANY LIMITED
Sd/-
Amarjeet Kaur
Company Secretary and Compliance Officer

Place : Chandigarh
Date : May 6, 2021

ARVIND FASHIONS
ARVIND FASHIONS LIMITED

Corporate Identity Number: L52399GJ2016PLC085595
Registered Office: Main Building, Arvind Limited Premises, Naroda Road, Ahmedabad - 380 025, Gujarat, India | Telephone: +91-79-30138000;
Corporate Office: 8th Floor, Du Parc Trinity, 17, M G Road, Bengaluru - 560 001, Karnataka, India | Telephone: +91-80-41550650
Contact Person: B S Vijay Kumar, Company Secretary and Compliance Officer
Email: investor.relations@arvindbrands.co.in | Website: www.arvindfashions.com

FIRST AND FINAL CALL MONEY NOTICE TO THE HOLDERS OF PARTLY PAID-UP EQUITY SHARES (ISIN: IN9955V01011) HELD AS ON THE RECORD DATE I.E., TUESDAY, APRIL 20, 2021.

In terms of the letter of offer dated February 19, 2021 ("Letter of Offer"), the Company had issued partly paid-up equity shares, on a rights basis, to its existing eligible shareholders at an issue price of ₹135 each including a share premium of ₹131 per rights equity share, in the ratio of 3 (Three) right equity shares for every 20 (Twenty) fully paid-up shares held as on the record date i.e. Wednesday, February 24, 2021.

In accordance with the terms of the issue as mentioned in the Letter of Offer, the Company had received ₹ 70 (comprising ₹ 2 towards face value and ₹ 68 towards share premium) per partly paid-up equity share as application money and the partly paid-up equity shares were allotted on Thursday, March 25, 2021. The balance amount of ₹ 65 per partly paid-up equity share (comprising ₹ 2 towards face value and ₹ 63 towards share premium) was payable on first and final call (the "First and Final Call").

The Board of Directors of the Company ("Board") has, at its meeting held on Wednesday, April 7, 2021, decided to make the First and Final Call of ₹ 65 in respect of 1,48,01,776 outstanding partly paid-up equity shares of face value ₹ 4 each, issued by the Company, on a rights basis, pursuant to the Letter of Offer.

The Board has fixed Tuesday, April 20, 2021 as the record date ("Record Date") for the purpose of determining the holders of partly paid-up equity shares to whom the notice for the First and Final Call (the "First and Final Call Notice"), will be sent. The Company has intimated the Record Date to the Stock Exchanges on April 7, 2021.

Accordingly, in terms of provisions Companies Act, 2013 ("Act") read with relevant rule made thereunder and the Letter of Offer, the First and Final Call Notice has been sent in electronic mode to the holder of partly paid up equity shares whose e-mail addresses are registered with Company or its Registrar and Transfer Agent ("RTA") or Depository Participant ("DP") as on the Record Date i.e. Tuesday, April 20, 2021. Further, physical copy of First and Final Call Notice along with detailed instructions and Payment slip, has been dispatched through permitted modes at the registered address of those shareholders: a. who has not registered their e-mail address with the Company or its RTA or Depository Participant(s); or b. who has specifically registered their request for the hard copy of the same. The Company has completed the dispatch of the First and Final Call Notice on May 06, 2021. The specimen copy of the First and Final Call Notice is also available on website of the Company at www.arvindfashions.com.

Details of First and Final Call

Amount Due	₹ 65 per partly paid-up equity share held by shareholders as on the Record Date		
	From	To	Duration
Call Payment Period	Monday, May 10, 2021	Monday, May 24, 2021	15 days
Modes of Payment	(a) Online ASBA	Through the website of the SCBSs ⁽¹⁾	
	(b) Physical ASBA	By submitting physical application to the Designated Branch of SCBSs ⁽¹⁾	
	(c) Online	Using the 3-in-1 online trading-demat-bank account whenever offered by brokers	
	(d) Cheque / Demand Draft (made payable to)	a. Arvind Fashions Limited - First and Final Call Money - Escrow Collection - R A/C (for resident shareholders) b. Arvind Fashions Limited - First and Final Call Money - Escrow Collection - NR A/C (for non-resident shareholders)	
	(e) R-WAP ⁽²⁾	Using the R-WAP facility at www.linkintime.co.in	

⁽¹⁾ Please visit <https://www.sebi.gov.in/sebiweb/other/OtherAction.do?doRecognisedFpi=yes&intmid=35> to refer to the list of existing SCBSs [Self-Certified Syndicate Banks]

⁽²⁾ Available only to resident shareholders

In accordance with the SEBI circular no. SEBI/HO/CFD/DIL1/CIR/238/2020 dated December 8, 2020, shareholders can also make the First and Final Call Money payment by using the facility of linked online trading-demat-bank account (3-in-1 type accounts), provided by some of the brokers. Shareholders must log into their demat account and under the relevant section proceed with the payment for First and Final Call Money of Arvind Fashions Limited. Shareholders are requested to check with their respective brokers for exact process to be followed. Shareholders may please note that this payment method can be used only if the concerned broker has made this facility available to their customer. The Company, Lead Manager or Registrar will not be responsible for non-availability of this payment method to the shareholders. In the case shareholders choose to pay through Cheque / DD, the payment slip (stating Full Name of the Sole/Final shareholder; First and Final Call Notice No.; DP ID-Client ID/Folio No.; and No. of partly paid-up equity shares.) along with the amount payable by cheque or demand draft must be presented at **HDFC Bank Limited** at the following locations on or before **Monday, May 24, 2021**:

For Resident Shareholders	For Non-Resident Shareholders
Agra - Bhawna Plaza Plot No.109-110, Sector 12 A, DeenDayal Upadhyay Puram Sikandra, Agra-282007; Ahmedabad - 2nd Floor, Tej Enclave, Opp. Gandhinagar Railway Station, Above Eminent Honda, Off. Ashram Road, Ahmedabad-380009; Bangalore - 'Salco Centre', # 8/24, Richmond Road, Bangalore - 560025; Baroda - 1st Floor, Fortune Tower, Vadodra Stock Exchange Building, Opp. Parsi Agiyari, Sayajinagar, Baroda - 390005; Bhavnagar - Corporate House, 3rd Floor, Near Takhteshwar Post Office, Waghawadi Road, Bhavnagar - 364 002; Bhopal - Service Branch, 2nd Floor, H-3, Sector-1, Shakti Nagar, Bhopal - 462024; Calcutta - CMS Operations, Bengal Intelligent Park, Omega Building, 15th Floor, Block EP & GP Next to Infinity Building, Salt Lake Sector - V, Kolkata - 700091; Chandigarh - Plot No 191-193, 4th Floor, Above Nexa Showroom, Industrial Area Phase II, Chandigarh - 160002; Chennai - No. 115, Dr. Radhakrishnan Salai, 2nd Floor, Opp. To Csi Kalyani Hospital, Mylapore, Chennai - 600004; Cochin - SI Plaza Building, First Floor, Palairavattom, Cochin - 682025; Delhi - B - 7/3, Asaf Ali Road, Delhi - 110002; Guwahati - Wholesale Banking Operations, Buildwell Compound, Near Darwin Campus (Beside Neepco Bhawan), 1st Floor, Zoo Road, Guwahati, Assam - 781 005; Hyderabad - 1 Floor, D. No. 6-3-244 A / 246, Roxana Palladium, "Bank House", Road No. 1, Banjara Hills, Hyderabad - 34; Indore - 1st Floor, Brilliant Avenue, Sch No. 94, Sector - B, Behind Bombay Hospital, Ring Road, Indore - 452010; Jaipur - 1 Floor, Jtn-Anukampa, Adjoining Raj Mandir Cinema, Bhagwan Das Road C-Scheme, Jaipur; Lucknow - Pranay Towers 38, Darbari Lal Sharma Marg Lucknow -226001; Mumbai - Ground Floor, Maneckji Wadia Building, Nanik Motwani Marg, Near Kala Ghoda, Opp Mumbai University, Fort, Mumbai- 400 001; Nagpur - First Floor, Plot No 18/3 & 18/3-Part I Park, Behind Persistent Systems Software Technology Park, Gayatri Nagar, Mouza Parsodi, Nagpur - 440022; Pune - Fortune Square, Near Deep Bungalow Chowk, Model Colony, Shivaji Nagar, Pune 411 016; Rajkot - 1st & 2nd Floor, "Shri Harish", 40 / A Bhaktinagar Society, Bhaktinagar Circle, Rajkot - 360 002; Ranchi - 56 Rohini Complex Circular Road Lalpur Ranchi 834001; Surat - 12th Floor, D Wing, Swastik Universal, Next to Valentine Cinema, Piplod, Surat 395 007; Vijaywada - D. No. 40-5-4A, I Floor, Tikkle Road, Vijaywada - 520 010.	Delhi - B - 7/3, Asaf Ali Road Delhi - 110002; Mumbai - Ground Floor, Maneckji Wadia Building, Nanik Motwani Marg, Near Kala Ghoda, Opp. Mumbai University, Fort, Mumbai- 400 001

Shareholders residing at locations where the ASBA facility or Bank's collection centers are not available, may send their First and Final Call Money along with the completed payment slip by registered post/speed post at the office of the Registrar: **Link Intime India Private Limited, C-101, 247 Park, LBS Marg, Surya Nagar, Gandhi Nagar, Vikhroli West, Mumbai- 400083, Maharashtra, India, Tel No. : +91-22-49186200**, stating the requisite details along with Cheque/Demand Draft payable at Mumbai, such that the same are received on or before the last date of payment of the First and Final Call Money i.e. **Monday, May 24, 2021**.

In accordance with SEBI circular bearing reference number SEBI/HO/CFD/DIL2/CIR/P/2020/78 dated May 6, 2020, read with SEBI circulars bearing reference numbers SEBI/HO/CFD/DIL1/CIR/P/2020/136 dated July 24, 2020, SEBI/HO/CFD/DIL1/CIR/P/2021/13 dated January 19, 2021 and SEBI/HO/CFD/DIL2/CIR/P/2021/552 dated April 22, 2021 (the "SEBI Relaxation Circulars"), a separate web-based application platform, i.e. the R-WAP facility (accessible at www.linkintime.co.in), has been instituted for making the payment for the First and Final Call by resident shareholders. Further, R-WAP is only an additional option and not a replacement of the ASBA process and R-WAP facility should be utilized only in the event that shareholders are not able to utilize the ASBA facility for making the payment despite their best efforts. At the R-WAP webpage, resident shareholders can access and make the payment in electronic mode using the R-WAP Resident shareholders, making the payment through R-WAP shall make online payment using internet banking or UPI facility.

Shareholders are required to make payment of the First and Final Call Money on or before **Monday, May 24, 2021**. Please note that, failure to pay the First and Final Call Money, as aforesaid shall render the partly paid-up equity shares of the Company held by them, including the amount already paid thereon, liable to be forfeited in accordance with the provisions of the Act, the Articles of Association of the Company and the Letter of Offer.

- The trading in ISIN-IN9955V01011 representing partly paid-up equity shares of face value ₹ 4 each (₹ 2 paid-up) has been suspended by the Stock Exchanges effective from April 19, 2021. Further the ISIN-IN9955V01011 representing partly paid-up equity shares has been suspended by National Securities Depository Limited (NSDL) and Central Depository Services (India) Limited (CDSL) effective from end of business hours on April 21, 2021.
- The process of corporate action for converting the partly paid-up equity shares to the fully paid-up equity shares under the present ISIN-INE955V01021 for the existing fully paid-up equity shares, allotted by the depositories, is estimated to be completed within two to three weeks from the last date of payment of the First and Final Call Money stipulated under the Notice.
- Upon completion of the corporate action, the partly paid-up equity shares shall be converted into fully paid-up equity shares and will be credited to ISIN-INE955V01021, allotted by depositories.
- In case of non-receipt of the First and Final Call Notice, shareholders can request by e-mail or letter, for the duplicate First and Final Call Notice to the Registrar or may also download the same from the Company's website: www.arvindfashions.com or the Registrar's website: www.linkintime.co.in. In such a case, however, the shareholder need to fill the DP ID-Client ID, number of partly paid-up equity shares held and amount payable towards the First and Final Call Money.
- The shareholder must mention in the Application, his/her PAN number allotted under the Income Tax Act, 1961.

All correspondence in this regard may be addressed to:

LINK Intime
Link Intime India Private Limited
C-101, 247 Park, LBS Marg, Surya Nagar, Gandhi Nagar, Vikhroli West, Mumbai- 400083, Maharashtra, India. Tel: +91-22-49186200
E-mail: afl.call@linkintime.co.in | Investor grievance E-mail: afl.call@linkintime.co.in
Website: www.linkintime.co.in | Contact Person: Sumeet Deshpande | SEBI Registration Number: INR000004058

For ARVIND FASHIONS LIMITED
Sd/-
B S Vijay Kumar
Company Secretary and Compliance Officer

Place: Bengaluru
Date: May 06, 2021

